

Disengagement at Patrolling Point 17A

August 06, 2021

তহলদাৰী বিন্দু 17Aত অৱসান

August 06, 2021

1. এই সপ্তাহৰ আগভাগত অৱগত কৰাৰ দৰে, ভাৰত আৰু চীন সেনাৰ সেনাপতিৰ মাজৰ দ্বাদশ আলোচনা চক্ৰ 31 জুলাই 2021 তাৰিখে অনুষ্ঠিত হয় পূৱ লাডাখৰ ছুচুল ম'ল্ডো বৈঠক বিন্দুত।
2. দুয়ো পক্ষই এক স্পষ্ট আৰু গভীৰ ভাব বিনিময় কৰে ভাৰত-চীন সীমান্ত অঞ্চলৰ পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিষ্ক্ৰিয়কৰণৰ সম্বন্ধীয় বাকী ৰোৱা ক্ষেত্ৰসমূহৰ সমিধানৰ ওপৰত। বৈঠকখনৰ এক ফলাফল হিচাপে, দুয়ো পক্ষই গ'ৱা অঞ্চলত নিষ্ক্ৰিয়কৰণৰ বাবে সন্মত হয়। এই অঞ্চলটোৰ সেনা বাহিনীয়ে এক মুখা মুখি পৰিস্থিতিত আছে যোৱা বছৰৰ মে' মাহৰ পৰা।
3. চুক্তি অনুযায়ী, দুয়ো পক্ষই এই অঞ্চলত আগ দিশত সেনা বিস্তাৰ এক পৰ্যায়ক্ৰম, সমন্বিত আৰু সত্যাপিত ধৰণে অৱসান কৰিছে। এই অৱসান প্ৰক্ৰিয়া দুদিন আগতে কৰা হৈছিল, অৰ্থাৎ 04 আৰু 05 আগষ্ট 2021 তাৰিখে। দুয়ো পক্ষৰ সেনা এতিয়া নিজ নিজ স্থায়ী শিবিৰত আছে।
4. অঞ্চলটোত দুয়ো পক্ষই নিৰ্মাণ কৰা সকলো অস্থায়ী গাঁথনি আৰু আন আনুষঙ্গিক আন্তঃগাঁথনি খুলি দিয়া হৈছে আৰু ইয়াৰ পাৰস্পৰিক সত্যাপন কৰা হৈছে। অঞ্চলটোৰ ভূমি ৰূপ দুয়ো পক্ষৰ দ্বাৰা প্ৰাক-সংঘৰ্ষ কাললৈ পুনৰুদ্ধাৰ কৰা হৈছে।
5. এই চুক্তিখনে নিশ্চিত কৰে যে এক এই অঞ্চলটোৰ এলএচি কঠোৰভাৱে অৱলম্বন আৰু সন্মান কৰা হ'ব দুয়ো পক্ষৰ ফালৰ পৰা, আৰু যে স্থিৰ অৱস্থাৰ কোনো একপক্ষীয় পৰিৱৰ্তন নহয়।
6. ইয়াৰ লগতে মুখা-মুখিৰ আৰু এক সংবেদনশীল অঞ্চলৰ সমাধা হয়। দুয়ো পক্ষই নিজৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে আলোচনা আগবঢ়াবলৈ আৰু পশ্চিম খণ্ডৰ এলএচিৰ বাকী ৰোৱা বিষয়সমূহ সমাধা কৰিবলৈ।
7. ভাৰতীয় সেনাই আইটিবিপিৰ সৈতে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সুনিশ্চিত কৰা আৰু পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি আৰু প্ৰশান্তি ৰক্ষা কৰাৰ বাবে।

নতুন দিল্লী

আগষ্ট 06, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.